

Paper : C-613

(Auditing)

Full Marks : 80

Pass Marks : 32

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

1. (a) তলত দিয়া উক্তিৰমূহ শুদ্ধ নে অশুদ্ধ, বিচাৰ কৰা : $1 \times 4 = 4$

State whether the following statements
are True or False :

(i) হিচাপ পৰীক্ষণ বিশ্লেষণাত্মক প্ৰকৃতিৰ।

Auditing is analytical in nature.

P25/972

(Turn Over)

(ii) আইনগতভাৱে কোনো কোম্পানী বা ফাৰ্মৰ বাবে সুনাম বৰ্জন কৰাটো বাধ্যতামূলক নহয়।

Legally it is not binding on a company or firm to write off goodwill.

(iii) অংশপত্ৰৰ দৰে ষ্টক আংশিক প্রদত্ত হ'ব পাৰে।

Stock can be partly paid-up like shares.

(iv) হিচাপ নিৰীক্ষণ য'ত অন্ত পৰে হিচাপ পৰীক্ষণ তাত আৰম্ভ হয়

Auditing starts where accounting ends.

(b) খালী ঠাই পূৰ কৰা :

1×4=4

Fill in the blanks :

(i) _____ হিচাপ পৰীক্ষণ এক বাধ্যতামূলক হিচাপ পৰীক্ষণ।

_____ audit is a compulsory audit.

(ii) ঋণী আৰু পাওনাদাৰৰ একাউন্ট থকা খতিয়ানক _____ খতিয়ান বুলি জনা যায়।

The ledger containing the accounts of debtors and creditors is known as _____ ledger.

(iii) হিচাপ পৰীক্ষকৰ অধিকাৰ আৰু দায়িত্ব কোম্পানী আইন, ২০১৩ৰ ধাৰা _____ ত সন্নিৱিষ্ট।

Rights and duties of an Auditor is covered under Section _____ of the Companies Act, 2013.

(iv) Share Premium Account _____ ৰ কাৰণে ব্যৱহাৰ হ'ব পাৰে।

Share Premium Account may be used for _____.

2. চমু টোকা লিখা : 4×4=16

Write short notes on :

(a) আভ্যন্তৰীণ হিচাপ পৰীক্ষক আৰু বহিৰ্হিচাপ পৰীক্ষকৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক

Mutual relationship between Internal Auditor and External Auditor

(b) নথিপত্ৰ আৰু ভৌতিক প্ৰমাণ

Documentary and Physical evidence

(c) সংৰক্ষণ বনাম ভৱিষ্য ব্যৱস্থা

Reserve vs. Provision

(d) হিচাপ পৰীক্ষা প্ৰতিবেদনৰ উপাদানসমূহ

Elements of Audit Report

3. (a) হিচাপৰ সৈতে জড়িত বিভিন্ন ধৰণৰ জালিয়াতিসমূহ কি কি? জালিয়াতিৰ তিনিটা উদাহৰণ দিয়া আৰু হিচাপ পৰীক্ষকে এনে জালিয়াতি কেনেকৈ ধৰিপেলাব পাৰে আৰু প্রতিবোধ কৰিব পাৰে সেই বিষয়ে উল্লেখ কৰা।

4+10=14

What are the different types of frauds in connection with accounts? Give three examples of frauds and state how auditor can detect and prevent such frauds.

অথবা / Or

- (b) হিচাপ পৰীক্ষণ পৰিকল্পনা কি? এখন ভাল হিচাপ পৰীক্ষণ পৰিকল্পনা তুমি কেনেকৈ প্রস্তুত কৰিবা? হিচাপ পৰীক্ষণ পৰিকল্পনাৰ সঠিক ৰূপায়ণত এখন ভাল হিচাপ পৰীক্ষণ সূচীয়ে কেনেকৈ সহায় কৰে?

4+5+5=14

What is Audit Planning? How can you develop a good Audit Plan? How a good Audit Programme helpful for proper implementation of Audit Plan?

4. (a) প্রমাণন কি? হিচাপ পৰীক্ষকে এখন প্রমাণন পৰীক্ষা কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ আগতীয়া সাৱধানতা অৱলম্বন কৰিব লাগে? $4+10=14$

What is vouching? Explain precautions that the auditor should take while examining a voucher.

অথবা / Or

- (b) পণ্যৰ মজুত মূল্যায়ন আৰু পৰীক্ষণৰ সাধাৰণ পদ্ধতি কি? মজুত পণ্যৰ পৰীক্ষণৰ বাবে হিচাপ পৰীক্ষকৰ দায়িত্ব উল্লেখ কৰা। $7+7=14$

What is the general procedure of valuing and verification of stock-in-trade? Mention the responsibilities of an auditor for verification of stock-in-trade.

5. (a) তলত দিয়া পৰিস্থিতিত এটা কোম্পানীৰ হিচাপ পৰীক্ষক নিযুক্তিত মানি চলিবলগীয়া পদ্ধতিৰ বিষয়ে আলোচনা কৰা : $4+4+6=14$

Describe the procedure to be followed in order to appoint auditor of a company in the following circumstances :

- (i) যেতিয়া বছৰেকীয়া সাধাৰণ সভাই হিচাপ পৰীক্ষক নিযুক্তি নিদিয়ে।

When an auditor has not been appointed at the annual general meeting.

(ii) যেতিয়া নিযুক্ত হিচাপ পৰীক্ষকে তেওঁৰ কাৰ্যকালৰ সময়ছোৱাত পদত্যাগ কৰিলে।

When the appointed auditor has resigned during his term of office.

(iii) অৱসৰপ্ৰাপ্ত হিচাপ পৰীক্ষকৰ স্থানত নতুন হিচাপ পৰীক্ষক নিযুক্তি।

Appointment of new auditor in the place of retiring auditor.

অথবা / Or

(b) এটা কোম্পানীৰ অংশ মূলধন হিচাপ পৰীক্ষণৰ ক্ষেত্ৰত হিচাপ পৰীক্ষকৰ কৰ্তব্য সম্পৰ্কে আলোচনা কৰা।

14

Discuss the duties of an auditor as regard to audit of the share capital of a company.

6. (a) বিভিন্ন ধৰণৰ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন সম্পৰ্কে চমুকৈ আলোচনা কৰা।

14

Discuss in brief various types of Audit Report.

অথবা / Or

(b) তলত দিয়াসমূহ ব্যাখ্যা কৰা :

7×2=14

Explain the following :

(i) হিচাপ পৰীক্ষকৰ প্ৰতিবেদনৰ গুৰুত্ব

Importance of Audit Report

(ii) ক্লীন হিচাপ পৰীক্ষকৰ প্ৰতিবেদন আৰু
কোৱালিফাইড হিচাপ পৰীক্ষকৰ প্ৰতিবেদনৰ
মাজৰ পাৰ্থক্য

Difference between Clean Audit
Report and Qualified Audit Report
